

অসম প্ৰদেশ কংগ্ৰেছ কমিটী
বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা
তাৰিখঃ ৪ ছেপ্টেম্বৰ, ২০১৬
স্থানঃ মানবেন্দ্ৰ শৰ্মা চৌহদ, গুৱাহাটী

আইন-শৃংখলা

ৰাজ্যখনত বসবাস কৰা জাতি-ধৰ্ম-বৰ্ণ-সম্প্ৰদায় নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকৰে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা হস্তগত কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিৰ ৰাজ্য চৰকাৰখনৰ তিনি মাহকাল পাৰ নৌহওঁতেই আইন-শৃংখলাৰ ফোপোলা অৱস্থাতো ওলাই পৰিল। ৰাজ্যত এইমুহূৰ্ত্ত প্ৰতিষ্ঠান স্থাপনৰ বাবে ৰহাত হোৱা গণতান্ত্ৰিক আন্দোলনক নিয়ন্ত্ৰণ কৰিবলৈ গৈ অসম আৰক্ষীৰ গুলীচালনাত মিণ্টু দেউৰীৰ দৰে নিৰীহৰ মৃত্যু হ'বলগীয়া ঘটনা দুৰ্ভাগ্যজনক। 'ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ' ব্যৱস্থা প্ৰৱৰ্তিত হৈ থকাৰ পিছতো বিটিচি এলেকাৰ কোকৰাঝাৰ চহৰৰ বালাজান বজাৰ তিনিআলিত সন্দেহযুক্ত এন ডি এফ বি (এছ) ৰ দ্বাৰা দিনৰ পোহৰতে এখন অটোৰিক্সাত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ আহি নিৰ্বিচাৰভাৱে চলোৱা গুলীচালনাৰ দৰে ঘটনা সংঘটিত হ'ল। কে'বাগৰাকী লোক অৰ্থাৎ ১৪ গৰাকীকৈ নিৰীহই প্ৰাণাহুতি দিয়াৰ লগতে কণমানি শিশুকে ধৰি বহুলোক বৰ্বৰতাৰ বলি হৈ চিকিৎসাধীন হ'বলগীয়া হ'ল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌয়াওঁতেই পুনৰ উজনি অসমৰ ডুমডুমাৰ ফিল'বাৰীত সন্দেহযুক্ত আলফা (স্বা)ৰ দ্বাৰা চলোৱা আক্ৰমণত এক বিশেষ সম্প্ৰদায়ৰ দুগৰাকীকৈ লোক নিহত আৰু ছয়জন লোক আহত হ'বলগীয়া হ'ল। সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী প্ৰশাসন অৱগত হোৱাৰ পিছতো কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গৃহ বিভাগৰপৰা কৰা নহ'ল। ৰাজ্যৰ চোৰাংচোৱা বিভাগৰ বিফলতাৰ বাবে, স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কাৰ্বি আংলং জিলাৰ সীমান্ত এলেকাৰ ৰংবংৱে আৰক্ষী থানাৰ চৌহদতে আৰক্ষীৰ ওপৰত সন্দেহযুক্ত কেপিএলটি উগ্ৰপন্থীৰ দ্বাৰা চলোৱা আক্ৰমণত এগৰাকী আৰক্ষী নিহত আৰু আন এগৰাকী আহত হৈছে। মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগৰ সোপাটিলা ভূমিকাই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনৰ হাতত নিয়ন্ত্ৰহীন হৈ পৰা প্ৰশাসন যন্ত্ৰই

ক্ৰমশ.....

(২)

সৰ্বসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। বৰবাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সমীপত এটা শক্তিশালী আই ই ডি উদ্ধাৰ, সোণাৰীৰ ৰাস্তাত পুতি থোৱা অৱস্থাত আই ই ডি উদ্ধাৰ, মাকুমত চাবুৱা সমষ্টিৰ বিধায়কলৈ লক্ষ্য কৰি চলোৱা গুলিচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। উপৰ্যুপৰি কেইবাটাও ঘটনা সংঘটিত হোৱাৰ পিছত স্বাধীনতা দিৱসৰ দিনা ডুমডুমাৰ ফিল'বাৰী আৰু বাদলাবেটা চাহ বাগিছা এলেকাত কেইবাটাও শক্তিশালী আই ই ডি বোমা উদ্ধাৰ হোৱা ঘটনাই ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে এনে বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ মোকাবিলা কৰাত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটো প্ৰমাণিত হৈছে। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক দিন দুপৰতে দুবুৰ্ত্তই আতিশয্যা চলোৱাৰ উপৰিও যোৱা তিনিমাহত ৰাজ্যখনত যৌন নিৰ্যাতন / অপহৰণকে ধৰি বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে। ইয়াৰোপৰি, ৰাজ্যৰ বহু ঠাইত বিভিন্ন উগ্ৰপন্থী সংগঠন আৰু ভুৱা উগ্ৰপন্থী সংগঠনৰ দ্বাৰা ধন দাবী কৰাৰ ঘটনা ব্যাপকভাৱে বৃদ্ধি পাইছে। চৰকাৰখনে সময়োচিত পদক্ষেপ গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ বাবে ৰাজ্যখনত আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাই মতপোষণ কৰাৰ লগতে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে সৰ্বসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। সভাই উল্লেখিত ঘটনাৰাজিত নিহতলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰস্তাৱটিত ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অসম চৰকাৰক দাবী জনাইছে।